

POWER OF ATTORNEY
 NO. 12/07/16
 dt: 12/07/16

অসম প্রশাসনীয় ও নাথিকাৰী মহাবিদ্যালয়ৰ তথ্য জন্যৰ আধিকার পত্ৰ
 তথ্য জন্যৰ আধিকার আইন, ২০০৫ ৰ অন্তর্গত তথ্য প্রাপ্তিৰ বাবে আৰ্হি আবেদন প্ৰ-পত্ৰ
 স্থান :- **খোন্দামাৰী**
 তাৰিখ :- **০৮/০৭/১৬**

প্ৰতি
 ৰাজ্যিক লোক তথ্য বিবয় (ৰাজ্যিক পি আই অ) / সহকাৰী ৰাজ্যিক লোক তথ্য বিবয় (ৰাজ্যিক এ পি আই অ)
 (অসম চৰকাৰৰ অধীন কাৰ্যালয়/প্ৰতিষ্ঠান/সংস্থা সম্পর্কিত তথ্যৰ বাবে)
 (সংশ্লিষ্ট কাৰ্যালয়ৰ ঠিকনা)

অথবা
 কেন্দ্ৰীয় লোক তথ্য বিবয় (পি আই অ)/সহকাৰী কেন্দ্ৰীয় তথ্য বিবয় (কেন্দ্ৰীয় এ পি আই অ)
 [কেন্দ্ৰীয় চৰকাৰৰ অধীন কাৰ্যালয়/প্ৰতিষ্ঠান/সংস্থা সম্পর্কিত তথ্যৰ বাবে]
 (সংশ্লিষ্ট কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়ৰ ঠিকনাৰ বাবে বেবছাইট : <http://rti.gov.in/ministry>)

স্বাক্ষৰপাৰিচালক, স্মাৰাৰক্ষীও-কাৰ্য্যালয়, তেজপুৰ

পৰা : আবেদনকাৰীৰ সম্পূৰ্ণ নাম : **শ্ৰীমত স্মাৰিক গান্ধুদাস**
 ডাক ঠিকনা : **গাওঁ - অক্ষয়পাট গাওঁ, ডাক - খোন্দামাৰী**
 টেলিফোন নম্বৰ (যদি আছে) : **৯৮৫১১৩৬৯২৪** **শোনিওপুৰ (তামা)**
 পিন : **Pin- 784105**

মহোদয়/মহোদয়ী
 ইয়াৰ স্বাক্ষৰ নিম্ন আবেদনকাৰীয়ে তলত বিৱৰণ দিয়া তথ্য বিচাৰিয়ে
 (ক) বিদ্যমান তথ্যৰ বিধিমালা : **± ৬০০ KV HVDC লাইন নিৰ্মাণ অধ্যক্ষীয়া নিৰ্দেশনা**
 (খ) বিদ্যমান তথ্যৰ সংশ্লিষ্ট সময়কাল : **(চালিত পিছ অফেৰ)**
 (গ) বিদ্যমান তথ্যৰ ব্যৱস্থায় বৰ্ণনা :

- ১) **ভূমি (Land) স্বত্বসম্পন্ন এলেকা ও স্বত্বপ্ৰাপ্ত্যৰ নিৰ্দেশনা**
- ২) **পুৰ স্বত্বসম্পন্ন এলেকা ও স্বত্বপ্ৰাপ্ত্যৰ নিৰ্দেশনা**
- ৩) **স্বাস্থ্য (Health) মঙ্গলকাম স্বত্বসম্পন্ন**

আবেদনকাৰীয়ে বি আৰহ তথ্য প্ৰতিবেদন পাবলৈ ইচ্ছুক **জাৰ্মানীয়া/ইংৰাজী**

কদিহে বিদ্যমান তথ্য বিবেচনা প্ৰথমে তাৰ কোনো অংশ অন্য কোনো চৰকাৰী কৰ্তৃপক্ষৰ লগতে আছে/লগত সম্পর্কিত, তেনে ক্ষেত্ৰত মূল আবেদন পত্ৰ অথবা তাৰ সংশ্লিষ্ট উক্ত চৰকাৰী কৰ্তৃপক্ষলৈ আবেদনকাৰীক জনাই প্ৰেৰণ কৰে যেন। [ধাৰা ৬(৩) তথ্য জন্যৰ আধিকার আইন ২০০৫] সপক্ষে ইয়াকো জমাওঁ যে উক্ত তথ্য বিৱৰণ আবেদনকাৰীলৈ ডাকযোগে (সাধাৰণ ডাক/বেজিষ্ট্ৰেডাক/স্পীড পোষ্ট) পোহৰ পঠিব।
 বিতৰ্ণীয় জননী পাস আবেদনকাৰীয়ে উক্ত তথ্য বিৱৰণ ব্যক্তিগতভাৱে সংগ্ৰহ কৰিব
 ইয়াৰ লগত সাদৃশ্য কৰি যিবোৰ অথবা

১০০০ টকাৰ ভিতৰত আৰু ১০০০ টকাৰ ওপৰত অথবা
 আবেদন মাচুল অথবা পাবৰ বাবে দাবিহীন সীমাবদ্ধতাৰ তলত (বি পি এল) প্ৰথম পত্ৰৰ জটাকপি।

(সংগ্ৰহ কৰা তথ্য সমূহ মাত্ৰ ১৫ দিনৰ ক্ৰিয়াক্ষমতা প্ৰদান) **স্বাক্ষৰিত গান্ধুদাস**
জাৰ্মানীয়া/ইংৰাজী আবেদনকাৰীৰ চহী/টিপছহী
 (সম্পূৰ্ণ নাম) :-

যি প্ৰতি আবেদনকাৰীয়ে আবেদন পত্ৰ জমা দিয়াৰ প্ৰাপ্তি স্বীকাৰ (আৰু আবেদন মাচুল জমা দিয়াৰ ৰচিদ নগদ ধৰ্মে জমা দিয়াৰ ক্ষেত্ৰত) পি আই অ অ এ পি আই অৰ পৰা সংগ্ৰহ কৰিব আৰু ভৱিষ্যৎ প্ৰয়োজনৰ বাবে সুৰক্ষিত কৰি ৰাখিব।
 কেন্দ্ৰীয় চৰকাৰৰ তথ্যৰ বাবে আবেদন মাচুল ইণ্ডিয়ান পোষ্টেল অৰ্ডাৰৰ অধিকৃত জমা দিব পাৰিব।
 তথ্য জন্যৰ আধিকার আইন, ২০০৫ ৰ অধীনত উক্ত কাৰ্য্যত তথ্য বিচাৰি আবেদন কৰিব পাৰি, ইয়াৰ কোনো নিৰ্দিষ্ট প্ৰক্ৰিয়া নাই।
 কোনো আৰ্হি প্ৰস্তুত কৰা প্ৰস্তুত নহয়।

12/07/16

पावर ग्रिड कॉर्पोरेशन ऑफ इंडिया लिमिटेड
(भारत सरकार का उद्यम)

POWER GRID CORPORATION OF INDIA LIMITED
(A Government of India Enterprise)

डोंगटिह, लोवर नोंग्राह, लापालांग, शिलांग दृ 7793006 (मेघालय)
दूरभाष: 0364-2536562, फ़ैक्स: 2536387

Dongtiah, Lower Nongrah, Lapalang, Shillong - 793006 (Meghalaya)
Telephone: (0364) 2536562, Fax: 2536387

उत्तर पूर्वी क्षेत्र पारेशन प्रणाली/NORTH EASTERN REGION TRANSMISSION
SYSTEM

SPEED POST

Ref No: NESH/PESM/RTI-292/132

Date: 02.08.2016

To:

Sri Manik Talukder
Vill: Soru Patgon, P.P. Ghoramari,
P.S.Salonibari
Dist: Sonitpur, Assam
Pin - 784105

Sub: Your application dtd. 08.07.2016

Sir,

1.0 This is in reference to your application dated 08.07.2016, received at CPIO office at Shillong on 28.07.2016.

2.0 Information pertains to your query are furnished below:-

Reply to Query-01

It is to inform you that construction of \pm 800 KV HVDC transmission Line from Biswanath Charali to Agra was completed on **14.09.2015**. As per provision of the Indian Electricity Act'2003 (as amended from time to time), there is no provision of land acquisition for laying of Transmission Line. As per provision of this act, surface damage compensation against standing Crops/ Trees were disbursed to affected land owners based on rates of concerned State Government.

Reply to Query-02

As per CEA (Measures relating to Safety and Electric Supply) Regulation,2010, the vertical clearance and horizontal clearance with building/structure, on the basis of maximum deflection due to wind pressure, for \pm 800 KV HVDC the Vertical Clearance is 12.4 mtr. & Horizontal Clearance is 10.7 mtr.

Reply to Query-03

Transmission lines are designed as per guidelines of CEA, Ministry of Power, Govt. of India. So, Health hazards due to transmission line does not arise.

3.0 The address of the appellate authority is mentioned hereunder for your information:

Sh. A Choudhary, ED (NERTS)
POWERGRID, Dongtiah, Lower Nongrah,
Lapalang, Shillong - 793006, Meghalaya.
0364-2536371, abhaychy@gmail.com
Kindly acknowledge receipt of this letter.

भवदीय,

Handwritten signature
02.08.16

उप महाप्रबंधक

(के. लो. सू. अधिकारी)

0364-2536439,

cpio.nerts@gmail.com

NIO-
Manager (Vigilance), Shillong

457

POWER GRID CORPORATION OF INDIA LTD.
CORPORATE OPERATION SERVICES

DOCUMENT NO: D-2-01-70-01-02
DOCUMENT NAME: PRE-COMMISSIONING PROCEDURES & FORMATS FOR TRANSMISSION LINES

ANNEXURE – 1

CENTRAL ELECTRICITY AUTHORITY
(Measures relating to safety and Electric Supply)
Regulations, 2010

(The relevant portion of the CEA's Regulations, 2010 is reproduced below)

58.

Clearance above ground of the lowest conductor of overhead lines.-

(1) *No conductor of an overhead line, including service lines, erected across a street shall at any part thereof be at a height of less than-*

- | | |
|---|------------|
| (i) <i>for lines of voltage not exceeding 650 Volts -</i> | 5.8 metres |
| (ii) <i>for lines of voltage exceeding 650 Volts but not exceeding 33 kV-</i> | 6.1 metres |

(2) *No conductor of an overhead line, including service lines, erected along any street shall at any part thereof be at a height less than-*

- | | |
|---|------------|
| (i) <i>for lines of voltage not exceeding 650 Volts -</i> | 5.5 metres |
| (ii) <i>for lines of voltage exceeding 650 Volts but not exceeding 33 kV-</i> | 5.8 metres |

(3) *No conductor of an overhead line including service lines, erected elsewhere than along or across any street shall be at a height less than -*

- | | |
|--|------------|
| (i) <i>for lines of voltage upto and including 11,000 Volts,if bare -</i> | 4.6 metres |
| (ii) <i>for lines of voltage upto and including 11,000 Volts, if insulated -</i> | 4.0 metres |
| (iii) <i>for lines of voltage exceeding 11,000 Volts but not exceeding 33 kV -</i> | 5.2 metres |

(4) *For lines of voltage exceeding 33 kV the clearance above ground shall not be less than 5.2 metres plus 0.3 metre for every 33,000 Volts or part thereof by which the voltage of the line exceeds 33,000 Volts;*

Provided that the minimum clearance along or across any street shall not be less than 6.1 metres.

(5) *For High Voltage Direct Current (HVDC) lines, the clearance above ground shall not be less than:-*

Sl. No.	DC Voltage(kV)	Ground Clearance (mtrs.)
1	100 kV	6.1
2	200 kV	7.3
3	300 kV	8.5
4	400 kV	9.4
5	500 kV	10.6
6	600 kV	11.8
7	800 kV	13.9

(6) *Ground clearances shall be as specified in schedule-X.*

**POWER GRID CORPORATION OF INDIA LTD.
CORPORATE OPERATION SERVICES**

DOCUMENT NO: D-2-01-70-01-02
DOCUMENT NAME: PRE-COMMISSIONING PROCEDURES & FORMATS FOR TRANSMISSION LINES

61. Clearances from buildings of lines of voltage exceeding 650 V.-

(1) An overhead line shall not cross over an existing building as far as possible and no building shall be constructed under an existing overhead line.

(2) Where an overhead line of voltage, exceeding 650 V passes above or adjacent to any building or part of a building, it shall have on the basis of maximum sag a vertical clearance above the highest part of the building immediately under such line, of not less than-

(i) for lines of voltages exceeding 650 Volts upto and including 33,000 Volts- 3.7 metre

(ii) for lines of voltages exceeding 33 kV 3.7 metre plus 0.30 metre for every additional 33,000 Volts or part thereof

(3) The horizontal clearance between the nearest conductor and any part of such building shall, on the basis of maximum deflection due to wind pressure, be not less than-

(i) for lines of voltages exceeding 650 V upto and including 11,000 Volts- 1.2 metres

(ii) for lines of voltages exceeding 11,000 V and up to and including 33,000 V- 2.0 metres

(iii) for lines of voltages exceeding 33 kV- 2.0 metres plus 0.3 metre for every additional 33kV or part thereof

(4) For High Voltage Direct Current (HVDC) systems, vertical clearance and horizontal clearance, on the basis of maximum deflection due to wind pressure, from buildings shall be maintained as below:

Sl. No	DC Voltage (kV)	Vertical Clearance (mtrs.)	Horizontal Clearance (mtrs.)
1.	100 kV	4.6	2.9
2.	200 kV	5.8	4.1
3.	300 kV	7.0	5.3
4.	400 kV	7.9	6.2
5.	500 kV	9.1	7.4
6.	600 kV	10.3	8.6
7.	800 kV	12.4	10.7

(5) Vertical and horizontal clearances shall be as specified in schedule-X.

Explanation:- For the purpose of this regulation the expression "building" shall be deemed to include any structure, whether permanent or temporary.

Roll